



## জুলাইত পূৰ্বৰ সময়সূচী মতেই অনলাইন ৰূপত 'গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন'

প্রতি চাৰি বছৰৰ মূৰে মূৰে পৃথক পৃথক দেশত অনুষ্ঠিত হোৱা 'গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন' (ICM) এইবাৰ জুলাইৰ ৬ তাৰিখৰ পৰা ১৪ তাৰিখলৈ ৰাছিয়াৰ দ্বিতীয় বৃহৎ চহৰ চেইণ্ট পিটাৰ্ছবাৰ্গত হোৱাৰ কথা আছিল। গণিতৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানতে গণিতৰ অতি সন্মানীয় ফিল্ডছ মেডেলকে আদি কৰি কেইবাটাও বঁটা প্ৰদান কৰা হয়। এই সন্মিলনখন আয়োজন কৰিবলৈ আয়োজক দেশখনৰ লগতে গোটেই বিশ্বত কেইবাবছৰ ধৰি প্ৰস্তুতি চলে। ইয়াৰ লগত সংগতি ৰাখি আন ঠায়ে ঠায়েও চেমিনাৰ আদি আয়োজিত হয়। এইসমূহত বা মূল অনুষ্ঠানত অংশ ল'বলৈ গোটেই বিশ্বজুৰি বিভিন্ন শ্ৰেণীৰ গণিতজ্ঞই কেইবাবছৰ ধৰি প্ৰস্তুতি চলাই থাকে। এনে এখন সন্মিলনলৈ মাথোঁ কেইমাহমান থকা অৱস্থাতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। এই ঘটনাই বিশ্বৰ শান্তিপ্ৰিয় আন জনগণৰ লগতে গণিতজ্ঞসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। লগে লগেই বহু গণিতজ্ঞই ৰাছিয়াৰ আশ্ৰয়ৰ প্ৰতি প্ৰতিবাদ জনাই সন্মিলন বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰে। সন্মিলনলৈ নিমন্ত্ৰিত সন্মানীয় শতাধিক বক্তাই ৰাছিয়াৰ যুদ্ধংদেহী চৰিত্ৰক নিন্দা কৰি এখনি পত্ৰত চহী কৰে। আনহাতে, লণ্ডন গাণিতিক সমিতি, আমেৰিকীয় গাণিতিক সমিতি, ইউৰোপীয় গাণিতিক সমিতি আদি বিশ্বৰ আগশাৰীৰ গাণিতিক সংস্থাসমূহে সন্মিলনখনলৈ তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণ নকৰাৰ

সিদ্ধান্ত ঘোষণা কৰে আৰু প্ৰতিনিধি যাত্ৰাৰ বিত্তীয় অনুদান বন্ধ কৰি দিয়ে। বহু গণিতজ্ঞ আৰু সংস্থাই সন্মিলনখন ৰাছিয়াৰ পৰা উঠাই লৈ যাবলৈ আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ (IMU) ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে।

এই সমগ্ৰ ঘটনা আৰু প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতিত কেইদিনমানৰ পাছতে আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘই ঘোষণা কৰে যে সন্মিলনখন ৰাছিয়াত অনুষ্ঠিত কৰা নহয়, পূৰ্বৰ সময়সূচী মতেই ই অনলাইন ধৰণে সম্পন্ন হ'ব, আৰু ফিল্ডছ মেডেল আদি বঁটাসমূহ প্ৰদান কৰা হ'ব আন কোনো দেশত। সেই অনুসৰি, অহা ৫ জুলাইত ফিনলেণ্ডৰ অল্ট' বিশ্ববিদ্যালয়ত ফিল্ডছ মেডেল আদি বঁটাসমূহ প্ৰদান কৰা হ'ব। আৰু ফিল্ডছ মেডেলিষ্টসকলে বক্তৃতা প্ৰদান কৰিব ৬ জুলাইত। অনলাইন আন আন কাৰ্যসূচীসমূহৰ লগত এই কাৰ্যসূচীকেইটাও অনলাইন মাধ্যমেৰে প্ৰচাৰ কৰা হ'ব।

পূৰ্বেও এই সন্মিলনখনক বিশ্বৰ ৰাজনৈতিক ঘটনাপ্ৰবাহে প্ৰভাৱান্বিত কৰিছিল। এইবাবে ই তেনে এক কাৰকৰ সাক্ষী হৈ ৰ'ল। এই ঘটনাই বিশ্বৰ বহু গণিতজ্ঞক নানা অভিজ্ঞতা আৰু সুবিধাৰ পৰা বঞ্চিত কৰিলে যদিও বিনামূলীয়া অনলাইন ব্যৱস্থাই আন বহুতৰ বাবে সুযোগৰ বাটো মুকলি কৰিছে।

(ফটোত ২০১৪ চনৰ সন্মিলনৰ এটি ক্ষণ)